

Total number of printed pages-20

3 (Sem-4/CBCS) MAT SE 1/2/3

2024

MATHEMATICS

(Skill Enhancement Course)

Answer the Questions from any one Option.

OPTION - A

(R-Programming)

Paper : MAT-SE-4014

OPTION - B

(LaTeX and HTML)

Paper : MAT-SE-4024

OPTION - C

(Boolean Algebra)

Paper : MAT-SE-4034


Full Marks : 50

Time : Two hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

Contd.



OPTION - A

(R-Programming)

Paper : MAT-SE-4014

1. Answer the following questions : $1 \times 4 = 4$

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :

- (a) What is the function of the print() function in R-programming?

R-প্ৰোগ্ৰামিংত print() ফলনৰ কি কাম?

- (b) How do you create a vector in R?

R-প্ৰোগ্ৰামিংত vector কেনেকৈ সৃষ্টি কৰিব পাৰি?

- (c) To create a data frame, which function is to be used?

Data frame সৃষ্টি কৰিবলৈ, কোনটো ফলন ব্যৱহাৰ কৰিব লাগিব?

- (d) Which operator is used for element-wise multiplication in R?


R-প্ৰোগ্ৰামিংত মৌলৰ গুণনৰ বাবে কোনটো অপাৰেটৰ ব্যৱহাৰ কৰা হয়?

2. Answer the following questions : $2 \times 3 = 6$

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :

- (a) Explain how the == operator works.

$= =$ অপাৰেটৰ কেনেদৰে কাম কৰে ব্যাখ্যা কৰা।



- (b) What is the purpose of the help function in R, and how do you use it to get information about a specific function?

R-প্ৰোগ্ৰামিংত help ফলনৰ উদ্দেশ্য কি আৰু ইয়াৰ সহায়ত কেনেকৈ এটা বিশেষ ফলনৰ বাবে তথ্য পোৱা যায়?

Write the code to calculate $a^2 + 2b$, where $a = (1, 2, 3)$, $b = (2, 2, 2)$.

$a^2 + 2b$ উলিওৱাৰ R-ৰ কড় লিখা, য'ত
 $a = (1, 2, 3)$, $b = (2, 2, 2)$ ।

3. Answer **any two** questions from the following : $5 \times 2 = 10$

তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :

- (a) Explain the purpose of hist() function in R and provide an example of its usage.

R-প্ৰোগ্ৰামিংত hist() ফলনটোৰ উদ্দেশ্য বৰ্ণনা কৰা আৰু ইয়াৰ ব্যৱহাৰৰ এটা উদাহৰণ দিয়া।

- (b) Put the list of values 7, 5, 9, 2, 1, 8, 4, 2, 4, 8 into a variable x.

(i) Sort the array x.

(ii) Add the numbers in the array.

7, 5, 9, 2, 1, 8, 4, 2, 4, 8 মানসমূহ x -চলকটোত
বাখা।

- (i) x -array টোক ক্রমিত করা।
- (ii) x -array টোক থকা সংখ্যাবের যোগ করা।
- (c) Mention five data structures in R and write the corresponding commands.

R-প্রোগ্রামিংর পাঁচটা ডাটা স্ট্রাকচার উল্লেখ করা আৰু
সহায়ক কমান্ড লিখা।

- (d) Consider the table of data

x :	2	8	13	10	12	12	8
y :	4	16	18	13	19	16	8

Draw a scatter plot of the data points
(x, y).

তলৰ তালিকাটো বিবেচনা কৰা :

x :	2	8	13	10	12	12	8
y :	4	16	18	13	19	16	8

ডাটা বিন্যাস (x, y) ৰ এটি বিস্তৰিত লেখ অঙ্কন কৰা।

4. Answer **any three** questions from the following : $10 \times 3 = 30$

তলৰ যিকোনো তিনিটা প্ৰশ্নটা উন্নৰ লিখা :

- (a) Write an R-program to find—
 - (i) all odd numbers between 50 to 100;
 - (ii) all numbers between 50 to 100 that are divisible by 3. $5+5=10$
 - (i) 50 আৰু 100 ৰ ভিতৰত থকা সকলো অযুগ্ম সংখ্যা উলিওৱাৰ R-প্ৰোগ্ৰামটো লিখা।
 - (ii) 50 আৰু 100 ৰ ভিতৰত থকা 3 ৰে বিভাজ্য সংখ্যাবোৰ উলিওৱাৰ R-প্ৰোগ্ৰামটো লিখা।
- (b) (i) Write a short note on R-studio.
- (ii) How can you create a factor variable in R-programming, and what is its significance in representing categorical data ? $5+5=10$
- (i) R-Studio ৰ উপৰত এটা চমু টোকা লিখা।
- (ii) R-প্ৰোগ্ৰামিংত কেনেদৰে factor variable (উৎপাদক চলক) সৃষ্টি কৰিব পাৰি আৰু শ্ৰেণীভুক্ত ডাটা প্ৰতিষ্ঠা কৰাত ইয়াৰ গুৰুত্ব কি?

- (c) Write an R-program to calculate the factorial of 100 using recursion.

Recursion (পুনৰাবৃত্তি) ব্যবহাৰ কৰি 100 ৰ গুণিতক নিৰ্ণয় কৰাৰ R-প্ৰগ্ৰামটো লিখা।

- (d) Consider the table of data:

x :	2	8	13	10	12	12	8	16	5	5	14
y :	4	16	18	13	19	16	8	5	19	6	7

Compute a line of best fit for the data.

তলৰ তালিকাটো বিবেচনা কৰা :

x :	2	8	13	10	12	12	8	16	5	5	14
y :	4	16	18	13	19	16	8	5	19	6	7

উপৰত দিয়া ডাটাৰ কাৰণে best fit line নিৰ্ধাৰণ কৰা।

- (e) Draw a line chart for the data

x :	1	2	3	4	5
y :	2	4	6	8	10

with blue as the color of the line, main title as "Line Chart Example", x -axis label as "Values of x ", y -axis label as "Values of y ". Also add grid to the plot.

তলত দিয়া ডাটাৰ কাৰণে

x : 1 2 3 4 5
 y : 2 4 6 8 10

লাইন চাৰ্ট এটা অঙ্কন কৰা য'ত লাইনৰ ৰং নীলা হয়, মুখ্য শিরোনাম "Line Chart Example" হয়, x -অক্ষ লেবেল "Values of x ", y -অক্ষ লেবেল "Values of y " হয়। প্লটটোত হিডও যোগ কৰা।

- (f) A teacher declares that the grades in his class are normally distributed with a mean of $\mu = 80$. The grades of 10 randomly selected students are 81, 85, 70, 65, 81, 59, 90, 92, 95, 82. Is the teacher correct or is the mean something different from $\mu = 80$? Write an R-program to test the hypothesis.

এজন শিক্ষকে ঘোষণা কৰে যে শ্ৰেণীত থকা ছাত্ৰ-ছাত্ৰী সকলৰ গ্ৰেডসমূহ normally distribute হৈছে, যাৰ গড় $\mu = 80$. Random প্ৰক্ৰিয়াত বাছনি কৰা 10 জন ছাত্ৰ-ছাত্ৰীৰ গ্ৰেডসমূহ হৈছে 81, 85, 70, 65, 81, 59, 90, 92, 95, 82 শিক্ষকজন শুন্দি হয়নে নে গড় সংখ্যাটো $\mu = 80$ ত কৈ বেলেগ? Hypothesis (অনুমান) টো পৰীক্ষা কৰাৰ কাৰণে এটা R-প্ৰগ্ৰাম লিখা।

OPTION - B

Paper : MAT-SE-4024

(LaTeX and HTML)

1. Answer the following questions : 1×4=4

তলত দিয়া প্রশ্নবোৰ উত্তৰ কৰা :

- (a) What is the full form of LaTeX ?

LaTeX ৰ সম্পূৰ্ণ রূপ কি?

- (b) What are the LaTeX commands for \notin and \neq ?

\notin আৰু \neq ৰ বাবে LaTeX কমাণ্ডোৰ কি?

- (c) What type of language is HTML ?

HTML কেনে ধৰণৰ ভাষা?

- (d) What does the
 add to your Webpage ?

 যে তোমাৰ Webpage ত কি কাম কৰে?

2. Answer the following questions : 2×3=6

তলত দিয়া প্রশ্নবোৰ উত্তৰ কৰা :

- (a) Give the command to include the figure, "myfig.jpg" in a LaTeX document.

এটা LaTeX ডকুমেণ্টত "myfig.jpg" চিৰি অন্তর্ভুক্ত কৰিবলৈ কমাণ্ড দিয়া।



- (b) Make the equation $\sum_{k=1}^n k = \frac{n(n+1)}{2}$ in LaTeX.

$$\sum_{k=1}^n k = \frac{n(n+1)}{2} \text{ সমীকৰণটো LaTeX ত}$$

সজোৱা।

- (c) Give the output of the command

\psline (1, 1) (5, 1) (1, 4) (1, 1)

কমাণ্ডোৰ আউটপুট দিয়া :

\psline (1, 1) (5, 1) (1, 4) (1, 1)

3. Answer the following questions : *(any two)*

5×2=10

তলত দিয়া প্রশ্নবোৰ উত্তৰ দিয়া : (যিকোনো দুটা)

- (a) Write a code in LaTeX for typesetting the following expression :

তলত দিয়া expression typesetting কৰাৰ বাবে LaTeX ত ক'ড লিখা :

$$\begin{bmatrix} a & b & c \\ d & e & f \\ p & q & r \end{bmatrix}$$

- (b) Write the output of the following LaTeX code :

তলত দিয়া LaTeX ক'ডৰ আউটপুট দিয়া :

```
\documentclass {article}
\title {My Document}
\author {A Student}
\date {January 1, 2023}
\begin{enumerate}
\item Here is some \textbf{bold faced} text
\item Here is some \emph{emphasized} text
\end{enumerate}
\end{document}
```

- (c) What is PSTricks in LaTeX ? Write the use of the following commands :

\psset, \psline, \pscircle, \psclip

LaTeX ত PSTricks কি? তলত দিয়া কমাণ্ডোৰ ব্যৱহাৰ লিখা :

\psset, \psline, \pscircle, \psclip

- (d) Write the full form of HTML. What are the four basic elements which are necessary in every HTML document?

HTML ব সম্পূৰ্ণ ৰূপটো লিখা। HTML ডকুমেন্ট প্ৰযোজনীয় চাৰিটা মূল উপাদান কি কি?

4. Answer the following questions : **(any three)**

$$10 \times 3 = 30$$

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা : (যিকোনো তিনিটা)

- (a) (i) Write the LaTeX command for the following :

তলত দিয়াবোৰৰ বাবে LaTeX কমাণ্ডসমূহ লিখা :

$$1 + 2 = 3$$

$$4 + 5 + 6 = 7 + 8$$

$$9 + 10 + 11 + 12 = 13 + 14 + 15$$

$$16 + 17 + 18 + 19 + 20 = 21 + 22 + 23 + 24$$

$$\begin{aligned} (ii) \quad (a+b)^2 &= (a+b)(a+b) \\ &= (a+b)a + (a+b)b \\ &= a(a+b) + b(a+b) \\ &= a^2 + ab + ba + b^2 \\ &= a^2 + ab + ab + b^2 \\ &= a^2 + 2ab + b^2 \end{aligned}$$

- (b) Plot $y = \sin x$ and $y = \cos x$ on the same co-ordinate system, for $0 \leq x \leq 2\pi$. Show the sine function as a solid curve and the cosine function as a dotted curve.

একে স্থানাংক পদ্ধতিত $0 \leq x \leq 2\pi$ ব'বাবে $y = \sin x$ আৰু $y = \cos x$ অংকন কৰা। sine ফলনক solid curve আৰু cosine ফলনক dotted curve-ৰে দেখুওৰা।

- (c) How to create arrays and multiline expression in LaTeX? Give example of each in LaTeX code as well as corresponding outputs.

LaTeX ত arrays আৰু multiline এক্সপ্ৰেচন কেনেকৈ সৃষ্টি কৰিব পাৰি? LaTeX ক'ডত থতিটোৱ উদাহৰণ দিয়া আৰু লগতে সংশ্লিষ্ট আউটপুটসমূহ দিয়া।

- (d) Check the mistakes in the following LaTeX codes and correct them and produce the final output :

তলত দিয়া LaTeX ক'ডকেৰৰ ভুলবোৰ উলিওৱা আৰু সেইবোৰ শুল্ক কৰি ফাইনেল আউটপুট নিৰ্ণয় কৰা :

```
\documentclass{article}
\title{Differentiability}
\begin{document}
\begin{frame}
\titlepage
\begin{frame}
```

Let f be a function defined in a neighbourhood of a point x_0 .

Then f is differentiable at x_0 if the limit exists :

```
\begin{equation*}
\lim_{x \rightarrow x_0} \frac{f(x) - f(x_0)}{x - x_0}
\end{equation*}
```



- (e) Write a programme in HTML to put an image of a mathematical object on your webpage and describe the image.

তোমাৰ webpage ত গাণিতিক বস্তুৰ ছবি এখন বাখিবলৈ HTML ত এটা প্ৰদেশ লিখা আৰু ছবিৰ বৰ্ণনা কৰা।

- (f) Write the full form of HTTP and URL. Make a Webpage by putting a link.

HTTP আৰু URL ৰ সম্পূৰ্ণ বৰপ লিখা। এটা লিংক দি এটা Webpage তৈয়াৰ কৰা।

OPTION - C

Paper : MAT-SE-4034

(Boolean Algebra)

1. Give very short answer of the following :

$1 \times 4 = 4$

তলত দিয়াবোৰ অতি চমু উত্তৰ দিয়া :

- (a) When an ordered set becomes a total ordered set ?

কেতিয়া ক্রমিক সংহতি এটা সম্পূর্ণ ক্রমিক সংহতি হব ?

- (b) Write the absorption law of lattice.

লেটিছৰ এবজৰ্বচন নিয়মটো লিখা।

- (c) Find the minimal and maximal elements of the order set

$\{1, 2, 3, 4, 6, 8, 12\}, |$.

$\{1, 2, 3, 4, 6, 8, 12\}, |$ ক্রমিক সংহতিটোৰ
নিম্নতম আৰু বৃহত্তম মৌল লিখা।

- (d) Choose the correct answer

The Boolean expression $A + BC$ is equivalent to

- (i) $(A' + B) (A' + C)$
- (ii) $(A + B) (A + C)$
- (iii) $(A + B) (A' + C)$
- (iv) None of the above



শুন্দি উত্তৰটো বাচনি কৰা

বুলিয়ান বাশি $A + BC$ ৰ সমতুল্য বাশি হব

(i) $(A' + B) (A' + C)$

(ii) $(A + B) (A + C)$

(iii) $(A + B) (A' + C)$

(iv) ওপৰৰ এটাও নহয়

2. Give answer of the following :

$2 \times 3 = 6$

তলত দিয়াবোৰ উত্তৰ দিয়া :

- (a) Prove that every finite lattice is bounded.

প্ৰমাণ কৰা যে প্ৰতিটো সীমিত লেটিছ পৰিবদ্ধ।

- (b) Draw the Hasse diagram for the lattice $\{1, 3, 6, 12, 24\}, |$, where ' $|$ ' stands for divisibility.

$\{1, 3, 6, 12, 24\}, |$ লেটিছ হেছচিৰ অংকন কৰা,
য'ত ' $|$ ' এ বিভাজ্যতা বুজায়।

- (c) Draw a diagram for the Boolean expression $(x + y + z) (xy + x'z)$.

বুলিয়ান বাশি $(x + y + z) (xy + x'z)$ ক চিত্ৰে প্ৰকাশ
কৰা।

3. Give answer of the following : (any two)
 $5 \times 2 = 10$

তলত দিয়াবোৰৰ উভৰ দিয়া :

- (a) Let L be a bounded distributive lattice. Show that the complement of L if exists, is unique.

L এটা সীমিত বিতৰণ লেটিচ। যদি L ৰ পূৰক হিত হয়, দেখুওৱা যে ই অন্ধিতাৰ হব।

- (b) B is Boolean algebra containing 0 and 1. Show that $S = \{0, 1\}$ is a sub-algebra of B .

0 আৰু 1 যুক্ত B এটা বুলিয়ান এলজেৰা। দেখুওৱা যে $S = \{0, 1\}$ টো B ৰ এটা ছাব-এলজেৰা হব।

- (c) Let $A = \{1, 2, 3, 5, 6, 10, 15, 30\}$ and consider the order relation ' \leq ' of divisibility on A . Let $B = P(S)$, the power set of S , where $S = \{a, b, c\}$ be the ordered set with order relation ' \subseteq '. Show that (A, \leq) and (B, \subseteq) are isomorphic.

$A = \{1, 2, 3, 5, 6, 10, 15, 30\}$ এটা সংহতি আৰু এই সংহতিটোত '≤' হ'ল বিভাজ্যতাৰ এক ক্ৰম সম্পর্ক।

$B = P(S)$ হ'ল S ৰ ঘাত সংহতি, য'ত $S = \{a, b, c\}$ হ'ল ' \subseteq ' ক্ৰম সম্পর্কৰ এক ক্ৰমিক সংহতি। দেখুওৱা যে (A, \leq) আৰু (B, \subseteq) আইচ'মৰফিক হব।

- (d) Define dual of a lattice. Show that dual of a lattice is again a lattice. $1+4=5$
 লেটিচ এটাৰ ডুৱেলৰ সংজ্ঞা দিয়া। দেখুওৱা যে লেটিচ এটাৰ ডুৱেল পৃণৰ এটা লেটিচ হব।

4. Give answer of the following : (any three)

$10 \times 3 = 30$

- (a) (i) Use Karnaugh maps to find a minimal form for the following Boolean function : 3

কাৰ্নাফ মেপৰ সহায়ত তলৰ বুলিয়ান ফলনটোৰ নিম্নতম প্ৰকাশ কৰা :

$$E(x, y) = x'y' + xy'$$

- (ii) Show that set of logic gates (AND, NOT) is functionally complete. 3

দেখুওৱা যে লজিক গেট (AND, NOT) ফলন-সম্পূৰ্ণ।

- (iii) Construct a logic circuit corresponding to the Boolean function $f(x, y, z) = xyz + xy'z$. Also simplify and draw a simpler logic circuit. 2+2=4

তলৰ বুলিয়ান ফলনটোৰ বাবে লজিক-বৰ্তনী অংকন কৰি তাক সৰল কৰা আৰু সৰল বৰ্তনীটো আঁকা :

$$f(x, y, z) = xyz + xy'z$$

- (b) (i) For any Boolean algebra B , show that

$$(a + b)(b + c)(c + a) = ab + bc + ca$$

for all elements a, b, c of B . 5

দেখুওৱা যে এটা বুলিয়ান এলজেৰা B ৰ
সকলোৰোৰ মৌল a, b, c ৰ বাবে

$$(a + b)(b + c)(c + a) = ab + bc + ca$$

- (ii) State and prove the De Morgan's laws in Boolean algebra. 5

বুলিয়ান এলজেৰাৰ ডি মৰ্গানৰ নিয়ম লিখি তাৰ
প্ৰমাণ কৰা।

- (c) (i) Express $xy' + y(x' + z)$ in DNF in the variables present. 5

$xy' + y(x' + z)$ ক তাত থকা চলক ৰোৱা
DNF ত প্ৰকাশ কৰা।

- (ii) Express $(x + y' + z)(xy + x'z)$ in CNF in the variables present. 5

$(x + y' + z)(xy + x'z)$ ক তাত থকা চলক
ৰোৱা CNF ত প্ৰকাশ কৰা।

- (d) Define a complemented lattice. Give an example of a complemented lattice. Show that two bounded lattices L and M are complemented if and only if $L \times M$ is complemented. 1+1+8=10

এটা কম্প্লিমেণ্টেড লেটিছৰ সংজ্ঞা দি তাৰ এটা উদাহৰণ
দিয়া। দেখুওৱা যে দুটা সীমিত লেটিছ L আৰু M
কম্প্লিমেণ্টেড হব যদি আৰু যদিহে $L \times M$ কম্প্লিমেণ্টেড
হয়।

- (e) Show that the mapping $f : B \rightarrow P(A)$ is an isomorphism where B is a Boolean Algebra, $P(A)$ is the power set of the set A of atoms and $f(x) = [a_1, a_2, \dots, a_n]$

where $x = a_1 + a_2 + \dots + a_n$ is the unique representation of $a \in A$ as a sum of atoms.

দেখুওৱা যে $f : B \rightarrow P(A)$ ফলনটো এটা
আইছ'মৰফিজম হব, য'ত B এটা বুলিয়ান এলজেৰা,
 $P(A)$ হ'ল A ৰ ঘাত সংহতি আৰু
 $f(x) = [a_1, a_2, \dots, a_n]$ য'ত
 $x = a_1 + a_2 + \dots + a_n$ হ'ল $a \in A$ ৰ অদ্বৃতীয়
প্ৰকাশ।

- (f) (i) Define a modular lattice. Give an example of modular lattice. Show that dual of a modular lattice is modular. $1+1+3=5$

এটা মডুলার লেটিচৰ সংজ্ঞা দি। তাৰ এটা উদাহৰণ দিয়া। দেখুওৱা যে এটা মডুলার লেটিচৰ ডুৱেল আকৌ এটা মডুলার লেটিচ হৈ।

- (ii) Show that $N \times N$ is a modular lattice where N is a lattice under the relation \leq . 5

দেখুওৱা যে $N \times N$ এটা মডুলার লেটিচ হৈ,
য'ত N হল \leq ক্ৰম সম্বন্ধৰ এটা লেটিচ।

